



ব্রেষ্ট ফিডিং প্রযোচন নেটোর্ক অব ইণ্ডিয়া (বি.পি.এন.আই)

স্তনপাণ আৰু পৰিপূৰক আহাৰৰ নির্দেশিকা

এই তথ্যপুরুষনির জীবিতে নবজ্ঞাত কেচুবা আৰু শিশুৰ সু-স্বাস্থ্যৰ বাবে আহাৰ কি নিয়মে খুওৰা আৰশ্যক এই বিষয়ে সাধাৰণ বহিজ মহিলাসকল বিশেষকৈ গৰ্ভাবতী আৰু প্ৰস্তুতি মাতৃসকলক অবগত কৰাবলৈ বি. পি. এন. আই. হে. চেষ্টা কৰিছে, লগতে দাঢ়া আৰু পুষ্টি বিষয়ত জড়িত বাকি বেচেন্দ্ৰনাথী অনুষ্ঠান আৰু আন অন সকলকো এই বিষয়ে অবগত কৰিবা হৈছে বাবে এই তথ্যাবিনি মাতৃসকলক ব্যথাসমাপ্ত কৰাবলৈ পৰা যাব।

জন্ম প্রথমে শুভ মাহলৈ মাকের গার্ভীর খুণ্ডো আরু ২ বছৰ বা বেছি বয়সলৈ মাকের গার্ভীর খুণ্ডোকে মাতৃদুষ্পাদ বা স্তনপাদ বেলা হয়। প্রেটিলুক পৃষ্ঠিযুক্ত আছাৰ খুণ্ডোৰ অন্তর্মত উপায় হ'ল শুনপাদ। উপব্যুক্ত পৰিপুষ্টিবে ই জীবনলৈ মানন্দ ও উত্তোলন কৰে, সংগতে বোগ সংক্রমণ পতিবেৰধ কৰি মানসিক আৰু আবেগিক ভাবে সৰল কৰি তোলে। স্তনপাদে মাক আৰু শিশুৰ মাঝত এক মধুৰ সম্পর্ক গঢ়ি তোলাৰ সংগতে সজ্জন জয়াৰ বাবধান বাচায়। স্তনপাদে মাকেৰ বৃক্ষইন্নতা বোধ কৰে আৰু তুন আৰু ডিম্বাশয়াৰ কৰ্কটি বোগৰ সঞ্চালনা হাস কৰে।

১। স্তনপাণির আবস্থনি :

শিশুর জন্মের পিছতেই গাটো পরিষ্কার কবি ৫০
মিনিটে ভিতরতেই মাকক দিব লাগে। শিশুটিক
মাকক দুরু আর পেটেও শাতে লাগি থকাকৈ
বাধিব লাগে আর জন্মের ১ হণ্টার ভিতরতেই
মাকক তদ চূপিব দিব লাগে। জন্মের পিছতেই
শিশুটিক গা ধূরাব নালাগে, কাসগ এনে কবিলে
শিশুর ঢাও লাগিব পারে। সোনবালে সুনপাল
আরও কুবাটো আৱশ্যকীয় কথা, কাবণ—

- ★ ଭାଷାର ୩୦-୬୦ ମିନିଟ୍‌ଲେ ଶିଖୁଟି ଅତି ସତର୍କ ଆକ୍ରମିକ ଅଭିଭାବକ ଥାକେ ।
 - ★ ଭାଷାର ପ୍ରାମାଣ୍ୟମିତିରେ ଶିଖୁଟିର ଗାଁରେ ଚେହା ପ୍ରଧା ଅତି ବେହି ହୁଏ ।
 - ★ ଇ ଏକମାତ୍ର ମାତୃଭାଷା ପାଠକ ସବଳତା ବଢାଯା ।
 - ★ ଇ ମାତୃ ଆକ୍ରମିକ ଶିଖୁଟି ମାଜର ଆବେଗିକ ସମ୍ପର୍କରେ ଉନ୍ନତି କରେ ।
 - ★ ମାତୃ ଆକ୍ରମିକ ଶିଖୁଟି ମାଜର ଏକ ମଧ୍ୟ ସମ୍ପର୍କ ପାଠି ତୋଳାତ ସହାୟ କରେ ।
 - ★ ପ୍ରସରକାରୀଗୀ ବର୍ଣ୍ଣମାଳର ବୋଧ କରେ ।
 - ★ ଭାଷାର ୧ ଘନିଟା ଭିତରରେ ମାକର ଗାଁରେ ଖାବାଲେ ଦିଲେ, ଶିଖୁଟିରେ ସେଇ ସମୟରେ କୁନ୍ତର ପଦା ଓଲେବା ଡାଟ, ହାଲ୍‌ଫିରୀ ଗାଁରେ ଆର୍ଥିକ କଲ ଟାଙ୍କ ଖାବାଲେ ପାଇ ଆକ୍ରମିକ ଇରାବ ଫଳତ ଶିଖୁଟି ବିଭିନ୍ନ ସଂକ୍ରମକ ବୋଗର ପରା ବାଚି ଥାଏ । (ଏହି ସାଇ ଶିଖୁଟିର ପ୍ରଥମ ପ୍ରତିବର୍ଧକ) ।

୧ | ପ୍ରଥମ ୬ ମାହିଲେ ଏକମାତ୍ର

ମାତ୍ରଦର୍ଶ ପାଣ ୩

ମାକର ଗାଁରୀର ବାହିରେ ଅନ୍ୟ ତୋଳେ ଆହୁର
ଆଲକି ପଣୀ ଓ ନୃତ୍ୟର କାର୍ଯ୍ୟରେ ଏକମାତ୍ର ମାକର
ଗାଁରୀ ବୁଝିବା ମେଳା ହୁଏ । ଅବଶ୍ୟକ ଇହାର ଭିତରର
ଡାକ୍ଟରର ପରାମର୍ଶ ଅନୁଯାୟୀ ଅତି ଅବଶ୍ୟକୀୟ
ପ୍ରେସ ସମ୍ମତ ନପାରେ ।

জন্ম প্রথম ৬ মাহত শিশুক একমাত্র মাফল
প্রাণীর স্বাক্ষর সহ্যের আবধি সহ্য করে —

- ★ অতি গুরুম দিনটো শিশুক পার্নী খাবলৈ দিয়ায়ে আনা ব্যর্থকীয়। এনে কবিলে শিশুকে চূপি খোবা স্পৃহা হেকবাই আৰু ই বোগ সংকেহণত সহায়হে কৰে।
 - ★ আন আহাৰে তন্তপাগৰ সহজলভা কৰায়।
 - ★ জন্মৰ প্ৰথম ৬ মাহত একমাত্ৰ মাকৰ পাথীৰেই শিশুৰ স্বাভাৱিক বৃক্ষৰ বাবে যাহোটী।

- ★ ଶିଶ୍ତଟିର ଶାସବୋଗ, ଏଲାଜୀ ଆକର ଛଳାବେଳୀ ଏକାଜିମା ଆଦି ବୋଖ କିମ୍ବିହିତ ।
 - ★ ଇମୁଟି ଶିଶ୍ତର ମାଜର ଜନ୍ମ ସମୟର ବ୍ୟାଧିନାମି ବ୍ୟାଧୀୟ । ଏହିମାତ୍ର ମହିଳାର ଫୋକର୍ଟ ତତ୍ତ୍ଵର ତିନିଟା କଥା ପ୍ରଯୋଜ୍ୟ ହୋଇ ଆବଶ୍ୟକ ହେଲେ —
 - କ) ଶିଶ୍ତଟିଯେ ଏକମାତ୍ର ମାକର ଶାଖୀର ଥାଇ ଆହେ
 - ଘ) ଶିଶ୍ତଟିର ବ୍ୟାସ ଓ ମାହେତୁଳେ କମ ।
 - ଘ) ମହିଳାଗମ୍ଭୀର ଡେତିଯାଇଲେକେ ମାହେତୀରେ ଆକର ଆବଶ୍ୟକ ହୋଇ ନାହିଁ ।

৩। মাতৃ দুঃখৰ আবস্থণিক
আগেয়েই খুওৰা আহাৰ :

ମାକର ପାଦୀର ଶୁଣିବାର ଆରଥି କରାଯା
ଆଗତ ଶିଖିବ ଆନ ଅହାର ବା ଦୁଃଖଦୀନୀ ଦିଲ
ନାମାଶ୍ରମ କରିବ—

- ★ କୁଳପାଦିତ ଆଗେରେ ଦିଯା ଆହାର, ଯେଣେ
ମୌଜ୍ଜେଲ, ଚେନ୍ନାପନୀ, ମିଟିବି ପାନୀ ଆଦି
ଦିଲେ ଶିଶୁ ଚୋପ ସ୍ପର୍ଶ କରି ଥାଏ ଯାଏ
ଶିଶୁକ କର୍ଣ୍ଣିଆ କବାତ ସହାୟ କରିବୁ
 - ★ ଦୁଃଖନାୟି ଦିଯା ଶିଶୁରେ ମାକର କୁଳ ଚାପିବିଲେ
ଅଭ୍ୟାସିଧ୍ୟା ପାରୁ, କାହାର — ଦୁଃଖନାୟିର ପର
ଗାଁରୀର ଥୋରା ଆର ମାକର କୁଳ ଚୋପିବା
ମାଜିତ ପାର୍ଥକି ଆଜେ ଆକି ଦୁଃଖନାୟିର ପରହିତ
ସହଜ କୁଳପାଦିତ ବାଧା ପ୍ରଦାନ କରିବୁ



Celebrating 10 years of protection,
promotion and support of breastfeeding

৪। স্তনপাণির শুল্ক পদ্ধতি :

শিশুর অবস্থান : মাতৃ গরুকীয়ে আনন্দমনের বিচ্ছান্ত ওই বা বহি শিশুটির ফালে ঢাই স্তনপাণি করার সাথে (ছবি - ক, খ)।

চুপি খোরা স্থিতি : শিশুটিয়ে যথেষ্ট পরিমাণের গাঁথীর পার্শ্বে হলৈ শিশুটির চুপি খোরা কার্য শুল্ক হ'ব লাগিব। শিশুটিয়ে শুল্কভাবে আক ভালকৈ চুপিচে নে নাই তাৰ লক্ষণৰেখ হ'ল — শিশুটিৰ ঘৃতৰি স্তনত লাগি থাকিব, শিশুটিৰ মুখখন বহলকৈ মেলা থাকিব আৰু তলৰ ওঠটো বাহিৰ ফালে মেলা হ'ব, স্তনৰ ক'লা অংশৰ

(areola) বেছি ভাগ শিশুটিৰ মুখৰ ডিতৰত থাকিব আৰু স্তনপাণিৰ সময়ত মাতৃগৰাক্তিৰ স্তনৰ বাটত বিষ হ'ব নালাগিব। (ছবি- গ, ঘ) ইয়াৰ উপৰিও শুল্ক স্থিতিয়ে—
★ স্তনৰ ঘী আৰু স্তন ফুজা কৰে কৰে আৰু
★ শিশুটিক অপৰ্যাপ্ত পরিমাণৰ গাঁথীৰৰ মোগান থবে।



ছবি- ক
শুল্ক পদ্ধতি

মাকৰ লগত মুখমুখি মোগাযোগ

- ★ শিশুটিৰ মূৰ আৰু ডিঙি পোগ হৈ আছে বা পিছলৈ অলপ হাউলি আছে।
- ★ শিশুটিৰ গাঁটো মাকৰ শাৰ ফালে হাউলি আছে।
- ★ শিশুটিৰ শৰীৰ মাকৰ স্তনত লাগি আছে।
- ★ শিশুটিক নিৰাপদভাৱে ধৰি বৰখা হৈছে।
- ★ মাতৃ আৰু শিশুৰে চকুলে চোৱা-হুই কৰি আছে।




ছবি- খ
অশুল্ক পদ্ধতি

মাতৃয়ে শিশুৰ ফালে ঢাই থকা নাই

- ★ শিশুটিৰ মূৰ আৰু ডিঙি পোল হৈ থকা নাই।
- ★ শিশুটিৰ শৰীৰ মাকৰ শাৰ পৰা আতৰত আছে।
- ★ শিশুটিক মাতৃ গৰাকীয়ে ভালদৰে ধৰি বৰখা নাই।
- ★ মাতৃ গৰাকীয়ে শিশুটিৰ ফালে ঢাই থকা নাই

চুপি খোরা পদ্ধতি



ছবি- গ
শুল্ক / ভাল পদ্ধতিৰ চিন

- ★ শিশুটিৰ ঘৃতৰি স্তনত লাগি আছে।
- ★ শিশুটিৰ মুখখন বহলকৈ মেল খাই আছে আৰু তলৰ ওঠটো বাহিৰৰ ফালে মেল খাই আছে।
- ★ স্তনৰ ক'লা অংশৰ (areola) বেছি ভাগ শিশুটিৰ মুখৰ ডিতৰত আছে।
- ★ এনে পদ্ধতিত চুপিলৈ মাকৰ বাবে স্তনপাণি আৰামদায়ক হৈ।



ছবি- ঘ
অশুল্ক/বেয়া পদ্ধতিৰ চিন

- ★ শিশুটিয়ে কেৰল স্তনৰ বাটত চুপিহৈ।
- ★ মুখখন বহলকৈ মেল খাই থকা নাই আৰু স্তনৰ ক'লা অংশৰ বেছিভাগ মুখৰ বাহিৰত আছে।
- ★ ঘৃতৰি স্তনৰ পৰা আতৰত আছে।
- ★ এনে পদ্ধতিত চুপিলৈ মাকৰ বাবে স্তনপাণি বেদনাদায়ক হ'ব পাৰে।

৫। সিশুর ক্ষেত্রে স্তনপাণ করোরা আৰু শিশুৰে বিচাৰিলেই খুৰাৰ দিয়া :

শিশুৰ হেতিয়া বিচাৰে তেজিয়াই দুয়োটা
স্তনৰ পৰা দিন-বাতিৰ ভিতৰত কুমো ৮-১০
খাৰকৈ খুৰাৰ লাগে।

সাধাৰণতে শিশুৰে গার্থীৰ খোৰাৰ ডেৱ
হান্টৰ ভিতৰতেই ক্ষেত্ৰ গার্থীৰ জমা হয়,
গতিকে শিশুৰে বিচাৰিলেই ২ ঘণ্টাৰ ভিতৰতেই
পুনৰ স্তনপাণ কৰাৰ পৰা যায়। কিন্তুমান শিশুৰে
কৰাকৈ হয়। সিদ্ধিতক বেছিকে খুৰাৰ যত্ন কৰিব
লাগে, কিন্তু জোৰ কৰিব নালাগে। যদিগুলি শিশু
দৃষ্টিকোণত মাতৃগৰাকীয়ে ভালদৰেই স্তনপাণ কৰাৰ
পাৰে। মাতৃগৰাকীয়ে ঘনাই ঘনাই শিশুৰে
হেতিয়াই বিচাৰে তেজিয়াই দিনে বাতিৰে খুৰাৰ
লাগে। কিন্তু যিমানেই বেছিকে স্তনপাণ কৰাৰ,
গার্থীৰ সিমানেই বেছি উৎপাদন হ'ব।

* বাতি 'প্ৰলেক্টিন' নামৰ গার্থীৰ তৈয়াৰৰ লগত
অভিত হ'বমন বেছিকে নিপত্তি হয় কাৰণে
বাতি স্তনপাণ কৰোৱাটো ভাল, কাৰণ ই
মাতৃগৰাকীয় আৰাম দিয়ে।

৬। পৰিপূৰক আহাৰ :

শিশুৰ বয়স ৬ মাহ হোৰাৰ পাছত একমাত্ৰ
মাতৃদুফই শিশুৰ আৱশ্যকতা পূৰণ কৰিব
নোৱাবে। এনে সময়ত শিশুৰ উপযুক্ত গঠন
আৰু শাৰীৰিক বৃদ্ধিৰ বাবে আৰু গোটা বা
অৰ্জনগোটা আহাৰ আৰস্ত কৰা আৰশ্যক।
ইয়াতেই পৰিপূৰক আহাৰ বুলি কোৱা হয়।

৬) ক. পৰিপূৰক আহাৰৰ আৰস্তণি :

শিশুৰ বয়স ৬ মাহ পৰি হোৰাৰ লাগে লাগে
মাৰণ গার্থীৰ লগতে পৰিপূৰক আহাৰ আৰস্ত
কৰিব লাগে। কাৰণ —

* শিশুৰ ৬ মাহ বয়সৰ পাছত কেৱল মাতৃদুফই

শিশুৰ শক্তি আৰু পৰিপুষ্টিৰ আৱশ্যকতা
পূৰণ নোৱাবে।

- ★ শিশুৰ বয়স ৮ মাহ হোৰাৰ আগতেই দিয়া
পৰিপূৰক আহাৰে শিশুৰ পৃষ্ঠি সাধন কৰিব
নোৱাবে, বৰঞ্চ মাতৃদুফ উৎপাদন প্ৰক্ৰিয়া
বাধাগ্ৰস্ত হয়।
- ★ ৬ মাহৰ আগোৱা পৰিপূৰক আৰস্ত কৰিলে
শিশুৰ স্বাস্থ্য বিপদনকূল হ'ব পাৰে— এনে
শিশুৰ ভায়েৰীয়া বোগ ৩-১০ শুণলৈ বৃদ্ধি
হ'ব পাৰে।
- ★ পলামকৈ পৰিপূৰক খাদ্য আৰস্ত কৰিলে
শিশুৰ আৱশ্যকীয় পৃষ্ঠি আৰু শক্তি বৃদ্ধি
নহয়, যন্তত শিশুৰ ওজন কম হয়।

৬) খ. পৰিপূৰক আহাৰ খোৰাৰ সময় :

শিশুৰ বয়স ৬-৯ মাহৰ ভিতৰত দিনটোত ২-
৩ বাৰ আৰু শিশুৰ বয়স ৯-১২ মাহৰ ভিতৰত
দিনটোত ৩-৫ বাৰলৈ পৰিপূৰক আহাৰ খুৰাৰ
লাগে।

৬) গ. পৰিপূৰক আহাৰ কেনেকৈ খুৰাৰ :

বাতি আৰু চামুচেৱে পৰিপূৰক আহাৰ খুৰাৰ
লাগে। শিশুৰ বয়স ১০-১২ মাহ হ'লে শিশুৰ
নিজে চামুচ ধৰি খাবলৈ অভ্যাস কৰাৰ লাগে।

৭) পৰিপূৰক আহাৰ কেনে হোৰা উচিত :

শিশুৰ ৬ মাহ বয়সৰ পাছত সঠিক পৰিমাণৰ
পৰিপুষ্টিৰে ডৰপূৰ চাফ-চিকুণ্ডাবে ঘৰতে
তৈয়াৰ কৰা সতেজ আহাৰ খুৰাৰ আৰস্ত কৰিব
লাগে। কাৰণ —

- ★ ঘৰতে তৈয়াৰী পৰিয়ালৰ আহাৰ শিশুৰে
বেছি ভাল পাৰ।
- ★ দাইল আৰু চাউলৰ পনীয়াকৈ তৈয়াৰ কৰা
আহাৰ শিশুৰ পৰিপুষ্টিৰ বাবে যথেষ্ট নহয়।
প্ৰথমতেই এৰাৰ বা দুৰাৰ আধা গোটা আহাৰ

আৰস্ত কৰি লাহে লাহে বড়াই যাব লাগে।

শিশুৰ দিয়া আধাগোটা আহাৰ সহজতে
জীৰ্ণ নিয়াৰ পৰা বেছি শক্তি থকা হ'ব লাগে।
হৃজি, কীৰী, খিচিৰি আৰু ভাত আৰু গার্থীৰ
লগত মিহলি কৰি তৈয়াৰ কৰি মিলে উপযুক্ত
পৃষ্ঠিকৰ হয়। ক্ৰমাবৰ্যে আহাৰৰ পৰিমাণ বৃদ্ধাৰ
যাব লাগে আৰু আহাৰৰ বেছি গোটা হ'ব লাগে।
অকল গার্থীৰ দিয়াতকৈ ইয়াৰ লগত শসাৱাতৰে
আহাৰ, দাইল, তেল, মাছ-মাস, কলী ইত্যাদি
মিহলাই দিলৈ, এনে আহাৰে শিশুৰ বেছি শক্তি
যোগায়।

শাক-পাতলি আৰু ফজ-মূলে গার্থীৰ সমান
বা ভাতকৈক কম শক্তি দিয়ে।

ঘৰতে তৈয়াৰ কৰা আহাৰ, চেপি উলিওৰা
মাকৰ গার্থীৰ লগত মিহলাই আৰস্তগিৰিতেই
খুৰালৈ, এনে আহাৰ শিশুৰে থাই ভাল পাৰ
আৰু ই পৃষ্ঠিকৰকো।

শিশুৰ আহাৰ জোৰাকৈ খুৰাৰ নালাগে।
নিজে খোৰাৰ অভ্যাস কৰাৰ লাগে। এনে কৰিলে
শিশুৰে সহজতে খাৰলৈ আগ্ৰহ প্ৰকাশ কৰে।
খোৰাৰ সময়ত শিশুৰ লগত কথা পাতি খুৰাৰ
থাকিব লাগে। কাৰণ ইয়াৰ কলাত শিশুৰ মাননিক
বিকশৰ উন্নতি হয়।

৮) স্তনপাণ কিমান দিনটো কৰিব থাকিব :

পৰিপূৰক আহাৰৰ লগতে ২ বছৰ বা
তত্ত্বাধিক বয়সলৈ শিশুৰ স্তনপাণ কৰাই থাকিল
লাগে, কিন্তু —

- ★ ই শক্তি আৰু পৃষ্ঠিমুক্ত আহাৰৰ যোগান
বেছি।
 - ★ ই শিশুৰ ওজন কম হোৰাৰ আৰু সংজোয়া
ৰোগৰ সামান্যা কমায়।
 - ★ আৰেগিক সুসংপৰ্ক স্থাপনত সহায় কৰে।
- ৯) বাহিৰত চাকৰি কৰা মহিলাৰ ক্ষেত্ৰত :
- ঘৰতে বাহিৰত কৰা মাতৃয়েও এই বাবেজু
সমূহ গ্ৰহণ কৰিব পাৰে, যদিহুৰ —
- ★ সমাজ আৰু পৰিয়ালৰ পৰা সমৰ্থন পাৰ।

★. यदि प्रसरकालीन छुटि, स्ननपाण व कारणे विवित आकू शिशु रथा गृह युविधा थाके।

मातृ आकू शिशु एकेलगे नथका समयात मातृ गर्बाकीये स्नन व गाथीर चेपि उलियाइ शिशु व परा आंतरिथका समयात खुवार व्यरस्ता करिब वारे आकू वाति शिशुक घनाही स्ननपाण कराव वारे।

छुटि व पाछत मातृ गर्बाकीये येतिया कामत योगदान करेवः

तेवें कामलै ओलाही योराव आगलैके, कामव परा उभति आहि आकू निशा स्ननपाण करोवा उचित।

कर्मवत अवस्थात पालन करिब परा विकल्प समूहः

क) कामलै ओलाही योराव आगेये मातृगर्बाकीये एटा परिष्कार वापात्र स्नन व गाथीर चेपि उलियाइ वाखिव वारे। सेही गाथीर थिनि आकू अनुपस्थिति केंचुराव तद्वाराधान लोरा गर्बाकीये खुराव वारे। चेपि उलियाइ रथा गाथीर साधारण तापमात्रत ८ घण्टालै आकू

ब्रेफिजारेटवत थ'लै २४ घण्टालै भाले थाके। एही गाथीर येतियाइ आरश्यक तेतियाइ चामुचेरे केंचुराव खुराव पारि। किस्त दुधदानी केतियाओ व्यरहाव करिब नालागे।

ख) मातृगर्बाकीर कर्मस्त्वली यदि घबर काषते हय, तेतिया तेवें माजे माजे कामव परा विवित लै आहि केंचुराटिक स्ननपाण कराव वारे।

ग) यदि कोनो शिशु रथा गृह मातृगर्बाकीर कर्मस्त्वलीर ओवरत थाके, शिशुटिक तात तै माजे माजे विवित लै स्ननपाण कराव वारे।

घ) ओपरत लिखा विकल्प केहीटाई यदि एटाओ सन्तरपर नहय, मातृगर्बाकीये माजे माजे स्नन व गाथीर चेपि उलियाइ पेलाव लागे याते मातृदुःख तेयाव होरा प्रक्रियाटो चलि थाके आकू स्नन फुलि टानि नवरे।

प्रामार्श निदिये, तेतियालैके असुस्त मातृगर्बाकीये व्यरहाव कराव थाकिब वारे। मातृगर्बाकीये व्यरहाव करिब लगीया वेछिभाग औषधेही स्ननपाण व्यक्ति विपद्मुक्त। समयातके आगतेही जन्म होरा आकू कम ओजनव शिशु वावे मातृदुःख अति उपकारी। निजे चुपि गाथीर खाव नोरावा दुर्बल शिशुक स्नन व गाथीर चेपि उलियाइ चामुचेरे खुराव लागे।

११) विशेष परिस्थितिः

यदि मातृगर्बाकीर अकाल मृत्यु हय आकू तोलणीया शिशुर क्षेत्रत चिकिंसकव प्रामार्शमते शिशुक खाद्यव योगान धरिब लागे।

सामरणित

१०) यदि मातृ वा शिशुटि असुस्त हयः

मातृगर्बाकीर साधारण असुस्तताव समयातो स्ननपाण कराव थाकिब लागे। डायेरीया होरा शिशु वावे मातृ दुःख अति उपकारी। येतियालैके चिकिंसके स्ननपाण वक्ष करिबलै

“वि. पि. एन. आहि” ये शिशुव जन्मव प्रथम ६ माहलै एकमात्र मातृदुःख पाण, २ वढव वा ततोदिक व्यसलै मातृदुःख पाण कराव थका आकू लगते शिशुर ६ माह व्यसव पाछत परिपूरक आहाव खुरावलै आवत्त कराकेही “सुफल शिशुव खाद्य व्यरस्ता” बुलि प्रामार्श दिचे।

एही निर्देशिकाखिनि तलत दिया आवास्त्यव लगत जडित संगठनसमूहव प्रामार्श अनुयायी प्रस्तुत करा हैचे:

World Health Organization (WHO), and of World Health Assembly (WHA) Resolution 54.2 (May 18, 2001), and the support to this recommendation by the Department of Women and Child Development (DWCD) and Ministry of Health & Family Welfare (MOHFW), Government of India, United Nations Children's Fund (UNICEF), Association for Consumer Action on Safety and Health (ACASH), India Academy of Pediatrics (IAP), Federation of Obstetrics & Gynaecological Societies of India (FOGSI), National Neonatology Forum (NNF), Trained Nurses Association of India (TNAI) in CARE-India, LINKAGES, International Baby Food Action Network (IBFAN), World Alliance for Breastfeeding Action (WABA), and American Academy of Pediatrics.

This document has been produced as an activity of the BPNI-IBFAN South Asia's Resource Centre on Infant & Young Child Feeding under the IBFAN-GIFA Project WW 033 207, 2000-2002 "Strengthening breastfeeding activities at grassroot level" with the support from Dutch Ministry of Cooperation and Development (DGIS).



अधिक तथ्यव वावे तलव ठिकनात योगायोग करावः

Breastfeeding Promotion Network of India (BPNI)/IBFAN South Asia

BP-ss, Pitampura, Delhi 110 008 (INDIA)

Tel: +91-11-7443445, Tel/Fax: +91-11-7219606

Email : bpni@bpni.org

Website: http://www_bpni.org

BPNI-2001/Document 4 (August)

वि. पि. एन. आहि असम राज्यक गोटव द्वारा प्रचारित।